

# Tripura receives first ever inland shipping cargo from Bangladesh

September 03, 2020

## ত্ৰিপুৰাই প্ৰথমবাৰৰ বাবে বাংলাদেশৰ পৰা লাভ কৰিছে অন্তৰ্দেশীয় শ্বিপিং কাৰ্গ'

ছেপ্তেম্বৰ 03, 2020

ডৌকাল্দি (বাংলাদেশ)- সৌনামূৰা (ত্ৰিপুৰা)ৰ মাজত অন্তৰ্দেশীয় জলমার্গ প্ৰট'কল পথৰ আৰম্ভণিৰ পাছত ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্কই আজি এক আন এক নতুন সফলতাৰ শিখৰ চূৰে।

চিমেন্ট কঢ়িয়াই অনা বাংলাদেশৰ জাহাজ, এম.বি. প্ৰিমিয়াৰে ৩ ছেপ্তেম্বৰ, ২০২০ৰ দিনা ডৌকাল্দিৰ পৰা যাত্ৰা আৰম্ভ কৰে যি গুমাটি নদীৰে ৯৩ কি.মি. দূৰত্ব অতিক্ৰম কৰি আহি ৫ ছেপ্তেম্বৰ, ২০২০ৰ আহি সৌনামূৰাত আহি উপস্থিত হ'বহি। অন্তৰ্দেশীয় জলমার্গেৰে বাংলাদেশৰ পৰা ত্ৰিপুৰালৈ ৰপ্তানি কৰা ই হৈছে প্ৰথমটো চালান। সৌনামূৰাত এই কাৰ্গ' ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী শ্ৰী বিপ্লৱ কুমাৰ দেৱ আৰু বাংলাদেশৰ হাই কমিছনাৰ শ্ৰীমতী ৰিৱা গাংগুলী দাসৰ উপস্থিতিত গ্ৰহণ কৰা হ'ব।

বাংলাদেশৰ সৈতে সমগ্ৰ দ্বি-পাক্ষিক বাণিজ্যক অধিক সুবিধাজনক কৰাৰ উপৰিও এই নতুন প্ৰট'কল পথৰ পৰিচালনাই এক লাভজনক, তীব্ৰবেগী, সুৰক্ষিত আৰু পৰিৱেশসুলভ পৰিবহণৰ সুবিধা প্ৰদান কৰিব যিয়ে দুয়োপক্ষৰ স্থানীয় সম্প্ৰদায়সমূহক আৰ্থিকভাৱে লাভান্বিত কৰিব।

ভাৰত আৰু বাংলাদেশৰ মাজত অন্তৰ্দেশীয় জল-বাণিজ্য আৰু পৰিবহণৰ প্ৰট'কল ১৯৭২ চনত চহী কৰা হৈছিল যাৰ দ্বাৰা দুয়ো দেশৰ মাজত, বিশেষকৈ উত্তৰ-পূবীয় ক্ষেত্ৰৰ সৈতে জলপথেৰে সংযোগ স্থাপন হ'ব আৰু দ্বি-পাক্ষিক সমৃদ্ধ হ'ব। বিগত এটা বছৰত, ভাৰত আৰু বাংলাদেশৰ মাজত প্ৰট'কল পথেৰে প্ৰায় ৩.৫ মিলিয়ন মেট্ৰিক টন কাৰ্গ' পৰিবহণ কৰা হৈছে। ২০ মে' ২০২০ত পি.আই.ডব্লিউ.টি.টিৰ দ্বিতীয় পৰিশিষ্টৰ হস্তাক্ষৰৰ দ্বাৰা পি.আই.ডব্লিউ.টি.টিৰ পৰিসীমা বিস্তৃত কৰা হয় য'ত অতিৰিক্ত পথ আৰু বন্দৰ আদিৰ সংযোজন কৰা হয়। প্ৰট'কলত এক নতুন জলপথৰূপে গুমাটি নদীৰে (৯৩ কি.মি. দূৰত্ব) সৌনামূৰা-ডৌকাল্দি পথৰ সংযোজনে ভাৰত আৰু বাংলাদেশৰ অৰ্থনৈতিক কেন্দ্ৰসমূহৰ সৈতে ত্ৰিপুৰা আৰু সমীপৱৰ্তী ৰাজ্যসমূহৰ যোগাযোগ উন্নত কৰাৰ লগতে দুয়োখন দেশৰ ভিতৰুৱা অঞ্চলসমূহক সহায় কৰিব।

নতুন দিল্লী

ছেপ্তেম্বৰ 03, 2020

DISCLAIMER: This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.